

*Total number of printed pages-7*

**3 (Sem-3/CBCS) PHY HG/RC**

**2023**

**PHYSICS**

(Honours Generic/Regular)

Paper : PHY-HG-3016/PHY-RC-3016

(*Thermal Physics and Statistical Mechanics*)

*Full Marks : 60*

Time : Three hours

***The figures in the margin indicate full marks for the questions.***

*Answer either in English or in Assamese.*

1. Answer the following questions :  $1 \times 7 = 7$

তলত দিয়াবোৰৰ উত্তৰ কৰা :

(a) What is the S.I. unit of mechanical equivalent of heat ?

তাপ যান্ত্রিক তুল্যাংকৰ S.I. একক কি?

(b) Define Entropy.

এনট্ৰোপিৰ সংজ্ঞা দিয়া।

*Contd.*

- (c) State first law of thermodynamics.  
তাপগতির প্রথম সূত্রটো লিখা।
- (d) Speed of 8 particles in m/s are 0, 1.0, 2.0, 3.0, 4.0, 5.0, 6.0 and 7.0. Find the r.m.s speed.  
যদি 8 টা কণার দ্রুতি m/s এককত হয়ে 0, 1.0, 2.0, 3.0, 4.0, 5.0, 6.0 আৰু 7.0 হয়, তেন্তে সিংহত র.m.s দ্রুতি কিমান হ'ব।
- (e) What is degree of freedom ?  
স্বতন্ত্রতাৰ মাত্ৰা কি?
- (f) What is a black body ?  
কৃষ্ণবস্তু কি?
- (g) What is the difference between photon gas and ideal gas ?  
ফটন গেছ আৰু আদৰ্শ গেছৰ পাৰ্থক্য কি?
2. Answer the following questions :  $2 \times 4 = 8$   
তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :
- (a) Explain zeroth law of thermodynamics.  
তাপগতি বিজ্ঞানৰ শূন্য সূত্রটোৰ ব্যাখ্যা কৰা।
- (b) Compute the change in entropy when 10gm of ice at  $0^{\circ}\text{C}$  is converted into water at the same temperature.  
 $0^{\circ}\text{C}$  ত থকা 10gm বৰফ একে উষ্ণতাত পানীলৈ কৃপাত্তৰ হ'লৈ এন্ট্ৰপিৰ পৰিবৰ্তন কিমান হ'ব।
- (c) State and explain Reyleigh-Jean's law.  
ৱেলি-জিনৰ সূত্রটো লিখা আৰু ব্যাখ্যা কৰা।
- (d) A black body emits maximum energy at wavelength of  $1.56\mu\text{m}$  when it is at  $2000\text{K}$  temperature. Find the temperature at which it will emit maximum energy at a wavelength of  $1.8\mu\text{m}$ .  
 $2000\text{K}$  উষ্ণতাত থকা কৃষ্ণবস্তু এটাই সৰ্বোচ্চ শক্তি বিকিৰণৰ তৰংগদৈৰ্ঘ্য  $1.56\mu\text{m}$ । কৃষ্ণবস্তুৰে সৰ্বোচ্চ শক্তি বিকিৰণৰ তৰংগদৈৰ্ঘ্য  $1.8\mu\text{m}$  হ'লৈ প্ৰয়োজন হোৱা উষ্ণতা নিৰ্গয় কৰা।
3. Answer **any three** questions of the following :  $5 \times 3 = 15$   
তলত দিয়াবোৰৰ পৰা যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া :  
(a) Find the expression of work done in isothermal process.  
তাপ অপৰিবৰ্তন হোৱা প্ৰক্ৰিয়া এটাৰ বাবে কাৰ্য্যৰ প্ৰকাশ ৰাখি নিৰ্গয় কৰা।

- (b) Derive Clausius-Clapeyron equation.  
ক্লচিয়াচ-ক্লেপিরণ সমীকরণটো নির্ণয় কৰা।
- (c) Establish the relation between entropy and thermodynamic probability.  
এন্ট্রপি আৰু তাপগতিক সম্ভাৱিতাৰ মাজৰ সম্পর্ক প্রতিষ্ঠা কৰা।
- (d) Derive an expression of mean free path.  
গড় মুক্ত পথৰ প্ৰকাশ ৰাখি উলিওৱা।
- (e) Establish the relation between  $C_p$  and  $C_v$ .  
 $C_p$  আৰু  $C_v$  ৰ মাজত সম্বন্ধ প্রতিষ্ঠা কৰা।
4. Answer **any three** questions from the following :  $10 \times 3 = 30$   
তলত দিয়াবোৰ পৰা যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ কৰা :  
(a) What do you mean by reversible and irreversible process ? State and prove Carnot's theorem.  $4+6=10$   
পৰাবৰ্তনীয় আৰু অ-পৰাবৰ্তনীয় প্ৰক্ৰিয়া বুলিলে কি বুজা ?  
কাৰ্ণটৰ উপপাদ্যটো লিখা আৰু প্ৰমাণ কৰা।

- (b) Derive the general expression for Maxwell's thermodynamical relation. Using this relation find Maxwell's first and second thermodynamical relation.  $6+4=10$   
মেক্সেলৰ তাপ-গতিক সম্পৰ্কসমূহৰ মূল প্ৰকাশ ৰাখি নিৰ্ণয় কৰা। এই প্ৰকাশ ৰাখিৰ পৰা মেক্সেলৰ প্ৰথম আৰু দ্বিতীয় তাপগতিক সম্বন্ধটো নিৰ্ণয় কৰা।
- (c) State the law of equipartition of energy. Establish the relation between ratio of specific heats and degree of freedom. Using this relation find the values of ratio of specific heats in case of monoatomic gas and diatomic gas.  $1+5+4=10$   
শক্তিৰ সম বণ্টনৰ সূত্ৰটো লিখা। আপেক্ষিক তাপৰ অনুপাত আৰু স্বতন্ত্ৰতাৰ মাত্ৰাৰ মাজৰ সম্বন্ধটো প্রতিষ্ঠা কৰা। এই সম্বন্ধটো ব্যৱহাৰ কৰি এক পাৰমাণবিক গেছ আৰু দ্বি-পাৰমাণবিক গেছৰ আপেক্ষিক তাপৰ অনুপাত নিৰ্ণয় কৰা।
- (d) State Stefan-Boltzmann law. Derive Stefan-Boltzmann law from Planck's law.  $2+8=10$

$$^p \left( \frac{\partial T}{\partial A} \right) L^- = \left( \frac{\partial p}{\partial S} \right)_T = \left( \frac{\partial p}{\partial C_p} \right) \quad (q)$$

$$^A \left( \frac{z \varrho}{d z \varrho} \right) L = \left( \frac{L \varrho A \varrho}{S_z \varrho} \right) T = \left( \frac{A \varrho}{C_A \varrho} \right) \quad (a)$$

relations, show that  $5+5=10$

(f) Using Maxwell's thermodynamic

(ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ ପ୍ରାଚୀ)

କେତେବେଳେ ଏହାରେ ପାଇଁ କିମ୍ବା ଏହାରେ କିମ୍ବା ଏହାରେ କିମ୍ବା

of a gas.

deduce an expression for the viscosity

## The basis of the kinetic theory of gases

$$^d \left( \frac{\partial T}{\Lambda^2} \right) L = \left( \frac{\partial p}{S^2} \right)_T = \left( \frac{\partial p}{\partial C_p} \right) \quad (q)$$

$$^A \left( \frac{zT^2}{D^2} \right) L = \left( \frac{T^2 A \varrho}{S^2 D} \right) T = \left( \frac{A \varrho}{C^2} \right) \quad (v)$$

(ପାତ୍ରମାନଙ୍କ ବ୍ୟାପାରରେ ଅନୁଭବ ହେଉଥିଲା) (୧୫୩)